

OPTION - A

Paper : CHE-SE- 3024

(IT Skills for Chemists)1. Answer **all** questions : 1×4=4

- (a) What do you mean by polynomial expression ?
- (b) Write the full form of ASCII.

- (c) What is the basic difference between constant and variables in computer programming language ?
- (d) What do mean by logical errors ?

2. Answer **all** questions : 2×3=6

- (a) Write **two** basic differences between compiler and interpreter.
- (b) What are the different elements of BASIC programming language ?

- (c) What are the basic difference between strings and graphics ?

3. Answer **any two** questions : 5×2=10

- (a) Find the arithmetic mean for the following series :

$$\begin{array}{ccccccc} X & : & 7 & 11 & 15 & 10 & 12 \\ f & : & 2 & 3 & 6 & 4 & 3 \end{array}$$

3 [Sem -3] (CBCS) CHE-SE 2/3/4/5/6/7/G

3 [Sem -3] (CBCS) CHE-SE 2/3/4/5/6/7/G 3 Dated 10/11/2022 Contd.

- (b) Write a BASIC program to add two numbers.

- (c) Write the formula of Simpson's 1/3 and 3/8 rule for integration.

- (d) Explain numerical integration and numerical differentiation.

4. Answer **any three** questions : 10×3=30

- (a) Define data reduction and propagation of error with examples.

- (b) Write a program to add **two** matrices using multi-dimensional arrays.

- (c) Write a program for linear or exponential curve fitting.

- (d) How will you find the root of a function using bisection method ?

- (e) Briefly explain the different logical and relative operators used in programming language with examples.

- (f) Find the standard deviation for the following series 10, 12, 13, 15, 20 using actual mean method.

OPTION - B

Paper : CHE-SE- 3034

(Basic Analytical Chemistry)

1. Answer the following : 1×4=4

তলত দিয়াবোৰু উভয় লিখো :

- (a) Calculate the appropriate number of significant figure.

প্রকৃত সার্বক সংখ্যা গণনা কৰা।

$$0.58 + 324.65$$

- (b) Name the chelating ligand used in the treatment of Wilson's disease.

- উইলসন ব্যথার কৰা চিলেটি লিগান্ডের নাম লিখো।

- (c) Name one chemical compound present in hard water.

- কঠিন পানীত থকা এৰিথ বসায়নিক ধৰ্যৰ নাম লিখো।

- (d) Name one adsorbent commonly used in column chromatography.

স্তু বৰ্ণনেষ্ট সাধাৰণত ব্যৱহাৰ কৰা অধিকোৰক এটোৰ নাম লিখো।

2. Answer the following : 2×3=6

তলত দিয়াসমূহ উভয় লিখো :

- (a) What is the role of BTB used in cosmetic formulation ?
- প্ৰসাৰণ সামগ্ৰীৰ প্ৰতিটি BTB-ক ভূমিকা কি ?

3 [Sem -3] (CBCS) CHE-SE 2/3/4/5/6/7/G 4 Dated 10/11/2022

- (b) Mention **four** major sources of water pollution.

- পানী প্ৰদূষণৰ চাৰিটি মুখ্য উৎসোখ কৰা।

- (c) How strongly acidic soil affects the growth of plant ?

- আঙিক মাটিৰে কিমান তীব্ৰতাৰে গচ্ছনীৰ বৃদ্ধিৰ প্ৰভাৱ পেলায় ?

- (d) Answer the following : (**any two**) 5×2=10

তলত দিয়াসমূহ উভয় লিখো : (বিকোনো দুটি)

- (a) Discuss the role of ozone as a water disinfectant.

- পানীয় বীজাণুনাশক হিচাপে অজননৰ ভূমিকা আলোচনা কৰা।

- (b) What is chelating ligand and chelate effect ? Discuss the factors affecting the stability of a chelate.

- চিলেটি লিগান্ড আৰু চিলেটি প্ৰভাৱ কি ? চিলেটি সৃষ্টিৰতত প্ৰভাৱ পেজোৱা কৰকসমূহ ব্যাখ্যা কৰা।

- (c) (i) Define R_f value. Give the factors on which R_f value depend.

1+2=3

- (ii) R_f মানৰ সংজ্ঞা দিয়া। R_f মানৰ অভাৱ পেজোৱা কৰকসমূহৰ নাম লিখা।

3 [Sem -3] (CBCS) CHE-SE 2/3/4/5/6/7/G 5 Dated 10/11/2022 Contd.

(ii) Give any two applications of HPLC.
HPLC विक्रेताने दृष्टि बारहव दिया।

(d) Write short notes on : $2\frac{1}{2} \times 2=5$
चमु टेका लिखा :

(i) Pasteurization
पेस्टराइजेशन

(ii) Bio-Preservation
बैजर-संरक्षण

4. Answer the following questions : (any three) $10 \times 3 = 30$

तत्त्व दिया प्रश्नामूलक उत्तर दिया : (स्थिकोलो टिनिटो)

(a) What are the mobile and stationary phases used in paper chromatography?

How does the liquid rise through the paper? What are different modes in paper chromatography?
 $3+2+5=10$
कागज वर्णनमध्ये पर्वातित गतिलील आणि प्रारंभ किंवा ? कागजात तरत विध कैफेनेटिक उद्यग्याची हे गति कावे ? कागज वर्णनमध्ये पक्कातित विभिन्न प्रकारवरम्बव किंवा ?

3 [Sem - 3] (CBSE) CHE-SE 2/3/4/5/6/7/G 6

(b) (i) Define the term 'food processing'.
Give its significance. Explain the importance of food processing and preservation of food products.
1+1+3=5

'थाद प्रतियाकरण' वर्णनातेर संज्ञा दिया इयाव तःपर्यं कि ? थाद प्रतियाकरण आणि थाद वस्त्र व संरक्षण गुरुत्वाव विवाय व्याख्या करा।

(ii) What are food additives? Give the function of at least three additives and their effect on health.
2+3=5

थाद योजक कि ? जातिक्षेप टिनिटो योजक कार्य प्रणाली आणि वास्त्र उपसर्वत हीतव प्रारंभ विवाय लिखा।

(c) (i) What is the principle of complexometric titration? Write the name and formula of a compound used on it.
 $3+2=5$
कामप्रक्रमेत्रिक टाईट्रेशनव मूल तस्त्रांनी लिखा।
हीतव वारहत एटा (योग्य नाम आणि वसायनिक फॅर्मूला दिया।

(ii) Discuss the fluoride removal methods from ground water.
 5
हड्डक्ष पानीव पर्वा फ्लू वाहित घुऱ्यु बराव पक्काति आणेचना करा।

3 [Sem - 3] (CBSE) CHE-SE 2/3/4/5/6/7/G 7 Contd.

(d) Write short notes on : $2\frac{1}{2} \times 4=10$
चमु टेका लिखा :

(i) Dissolve Oxygen (DO)
स्वीधुत अण्डजेन

(ii) Cation exchange resin
केटायन विनियोग ब्रेजिल
व्याख्याता आणि निर्भुलता

(iv) Q-test
Q-परीक्षा

(e) (i) Write the name of adulterants present in the following food items. Give a method to detect the adulterant present in it.
 $3+2=5$
ताळव थादवरक्ष केहीतात थका थाद शेवकव नाम लिखा। इयात थका थाद शेवकक चिण्डेकरणव एटा पक्कातिव विवाय लिखा।

Turmeric powder (हलवी घोरा)
Cooking oil (बर्फन तेल)
Coffee powder (कफी पाउडर)

(ii) Describe the qualitative and quantitative analysis of benzoic acid preservatives present in soft drinks.
सर्व नामांकन आणि प्रवाणगत विशेषण व्याख्या करा।

(f) (i) If the sample error is $\pm 2\%$ and analytical error is $\pm 1\%$, calculate the total error.
 2
यदि नमूना झट्टी $\pm 2\%$ आणि परिवाण कॅर्टी $\pm 1\%$, झट्टी नाम गमना करा।

(ii) How will you determine the acidity and alkalinity of a water sample? Explain.
3
पानीव नमूना एटाव आणिकता आणि कारबीयाता बिंदाव निर्णय करिवा ? व्याख्या करा।

(iii) What are aerobic bacteria?
Explain.
2
एरबिक ब्रैक्टेरियावेल किंवा ? व्याख्या करा।

(iv) How is water purified by bleaching powder and calcium hypochlorite?
3
ब्रिच्टिं पाउडरव आणि केलचियाम हाय्पोक्लोराइट द्वारा पानी केनेकै विशुद्ध करिव पावी ?

3 [Sem - 3] (CBSE) CHE-SE 2/3/4/5/6/7/G 8

3 [Sem - 3] (CBSE) CHE-SE 2/3/4/5/6/7/G 9 Contd.

OPTION - C

Paper : CHE-SE- 304-4

(Chemical Technology and Society)

1. Answer the following :

1x4=4
তলত দিয়া প্রশ্নসমূহ উত্তর দিয়া :

- (a) Give two examples of thermoplastic.
সুষ্ঠু ধার্মাণ্ডিক উপায়ুক্ত দিয়া।
- (b) Define relative humidity.
বিন্টেটিভ অর্থাতৰ সংজ্ঞা দিয়া।
- (c) What is meant by gene cloning?
জিন ক্লনিং বলিলে কি বুজা ?
- (d) What is the use of extruder?
এক্স্ট্ৰুডুৰ ব্যবহাৰ কি ?

2. Shortly answer the following questions :

2x3=6
তলত দিয়া প্রশ্নসমূহ চাঁচক উত্তর দিয়া :

- (a) What is vulcanization of rubber? Write one advantage of vulcanized rubber.
ব্যবহাৰ ভালকেনাইজেশন মানে কি বুজা ?
আলকেনাইজড ব্যবহাৰৰ এটা সুবিধা কিম্বা।
- (b) Why we need alternative source of energy?
আনাক শক্তিৰ বাবে বিকল্প উৎসৱ প্রয়োজন কিয় ?

3 |Sem -3|CBGS CHE-SE 2/3/4/5/6/7/G 10

- (c) Why energy balance is important in chemical industry?
ৰাসায়নিক উৎপাদনসমূহত শক্তি ভাৰসাম্যতাৰ প্রয়োজন কিয় ?

3. Answer **any two** questions from the following : 5x2=10

- (a) Discuss the role of ozone as a water disinfectant.
পানীয় বীজাণুশক ক্ষিতে অব্যুক্ত হৃদিকা আলোচনা কৰা।

- (b) Explain the environmental effect of soil pollution.
প্ৰকৃতিৰ ওপৰত মাটি প্ৰদৰণৰ অভাৱৰ ব্যাখ্যা কৰা।

- (c) Write briefly the main cause of global warming.
গোলকীয় উৱতা বৃদ্ধিৰ মুখ্য কাৰণসমূহ ব্যাখ্যা কৰা।

- (d) How is genetic engineering used to produce 'human insulin'?
জিনীয় অভিযোগ্যিক পদ্ধতি ব্যৱহাৰ কৰি বিস্তৰে মানৱ হৈচুৰিন প্ৰস্তুত কৰা হয় ?

3 |Sem -3|CBGS CHE-SE 2/3/4/5/6/7/G 11 Contd.

4. Briefly answer **any three** questions from the following : 10x3=30

তলত দিয়া প্রশ্নসমূহ যিকেনে৳ তিনিটাৰ চাঁচকে উত্তৰ দিয়া :

- (a) Why is EDTA mostly used in complexometric titration? Draw the structure of M-EDTA complex. How can the presence of Ca^{2+} and Mg^{2+} ion in soil sample be determined? Write the names of the indicators used in EDTA titration. 2+2+4+2=10
সৰ সংখ্যক জীৱন অনুমান প্ৰণিয়াতে কিয় EDTA ব্যৱহাৰ কৰা হয় ? M-EDTA জটিল মৌগিলিৰ গুৰুত্ব অবহাৰ কৰা। মাটিৰ নমুনাৰ Ca^{2+} আৰু Mg^{2+} আৰু উপস্থিতি বেঁচন্তেক নিৰ্ধাৰণ কৰা হয় ? EDTA অনুমান প্ৰযুক্তিৰ সূচকবোৰৰ নাম উল্লেখ কৰা।

- (b) Write the principle of column chromatography. What are the four types of column chromatography? Discuss the factors affecting the column chromatography. 2+2+6=10
কলাম ফ্ৰেমটেচারিস্ট মূল নীতি লিখা। কলাম ফ্ৰেমটেচারিস্ট চাৰিটা প্ৰকাৰ কি ? কি ? কি ? কি ?
ফ্ৰেমটেচারিস্টিক প্ৰতিবিত কৰাৰ কাৰণসমূহ ব্যাখ্যা কৰা।

- (c) Discuss briefly the role of ozone as a water disinfectant. 5x2=10
পানীয় বীজাণুশক ক্ষিতে অব্যুক্ত হৃদিকা আলোচনা কৰা।

- (d) How is genetic engineering used to produce 'human insulin'? 4+6=10
জেনোটিক প্ৰযুক্তি কি ? প্ৰচিন প্ৰস্তুতকৰণ বিভিন্ন শব্দসমূহ আলোচনা কৰা।

- (e) What are the primary and secondary air pollutants? Give examples. How they contribute to air pollution? What is AQI (Air Quality Index) of a city? 4+4+2=10
প্ৰাইমেৰি আৰু সেকেন্ডেৰি বায়ু প্ৰদৰক কি ? উদাহৰণ দিয়া। সিঁইত কিদৰে বায়ু প্ৰদৰ্শনত অৱস্থাৰ আগবঢ়া ?
এৰুন চৰকৰু AQI বুলিবলৈ কি বুজা ?

- (f) What are the main causes of water pollution? How can we control water pollution? Discuss briefly. 5+5=10
পানী প্ৰদৰণৰ মুখ্য কাৰণসমূহ কি ? আৰি কিদৰে পানী প্ৰদৰণ কোথা কৰিব পাৰৈ ? বহুলৈ লিখা।
বায়োটিপ্রেক্সেল পলিমাৰ কি ? প্লাষ্টিক ব্যৱহাৰৰ ধৰণাক আৰু ধৰণাক লিখসমূহ উদাহৰণসহ আলোচনা কৰা।

OPTION - D

Paper : CHE-SE- 3054

(Chemoinformatics)

1. Answer the following :

উত্তর লিখা :

(i) What is the full form of SMILES ?

SMILES এ সম্পূর্ণ অর্থ লিখা।

(ii) Inductive effect is _____.

(temporary/permanent)
অগ্রন্তি ফল _____।
(অঙ্গীয়ী/ স্থায়ী)

(iii) Choose the correct answer in order from strongest to weakest bond :

সরলর পৰা দুৰ্বল বৰ্ধমী অৰ্থত শুল্ক উভয়টো লিখা।

(a) Ionic bond > Covalent bond > Hydrogen bond > van der Waals interaction
আয়নীয় বৰ্ধন > সহযোজী বৰ্ধন > H-বৰ্ধন > ভান ভাৰ বাল ক্ৰিয়া।(b) Covalent bond > Hydrogen bond > van der Walls interaction >ionic bond
সহযোজী বৰ্ধন > H-বৰ্ধন >ভান ভাৰ বাল ক্ৰিয়া।
আয়নীয় বৰ্ধন

3 [Sem-3] (CBCS) CHE-SE 2/3/4/5/6/7/G 14

3 [Sem-3] (CBCS) CHE-SE 2/3/4/5/6/7/G 15 Contd.

- (c) van der Waals interaction>Ionic bond>Covalent bond>Hydrogen bond
ভান ভাৰ বাল >ক্ৰিয়া >আয়নীয় বৰ্ধন >সহযোজী বৰ্ধন>H-বৰ্ধন

- (iv) What is the Gibbs-Helmholtz equation ?
নিৰক্ষ-হেমহল্টজ সমীকৰণটো লিখা।

Q1. Answer the following :

2×3=6

2. Answer the following :

উত্তৰ লিখা :

- (a) What are the different types of reactions ?
ৰাসায়নিক বিক্ৰিয়াৰ বিভিন্ন শ্ৰেণীসমূহ লিখা।

- (b) How do you identify a chemical structure ? Write the different types of structure.
ৰাসায়নিক সংযুক্তি কেন্দ্ৰটো চিনাত কৰিবা ? বিভিন্ন প্ৰকাৰৰ সংযুক্তিসমূহ লিখা।

- (c) What is the difference between Chemoinformatics and bioinformatics ?
Chemoinformatics আৰু bioinformatics পাৰ্থক্য লিখা।

3 [Sem-3] (CBCS) CHE-SE 2/3/4/5/6/7/G 15 Contd.

3. Answer the following : (any two) 5×2=10

উত্তৰ লিখা : (খিকেনো দুটো)

- (a) (i) What causes chemical reaction ?
ৰাসায়নিক বিক্ৰিয়া সংযুক্তি হোৱা কাৰণ কি ?
(ii) What is the representation of chemical molecules ?
ৰাসায়নিক অণুবোৰ প্ৰকাৰ বাসি কি ?
(iii) What are the structures of Molfiles and SD files ?
মোলফাইলস আৰু এছড়ি ফাইলছুৰ গঠন ঘনে কৈ ?
- (b) (i) What is three-dimensional structure in chemistry ?
কৰায়নত কিমাতিক সংযুক্তি মান কি ?
(ii) What are descriptors in computational chemistry ?
কম্পিউটেশনেল কোমেক্ষণ বণকৰ্তাসমূহ কি কৈ ?
(iii) What is descriptor in QSAR ?
QSAR ত থকা বৰ্ণনকৰ্তা কি ?
- (c) (i) How can you predict the properties of a compound ?
বৌগ এৰোৰ ধৰ্ম সমষ্টো কেন্দ্ৰটো প্ৰযোজন কৰা হৈ ?
(ii) What is the relationship between free energy and internal energy ?
মুক্ত শক্তি আৰু অভিনিহিত শক্তিৰ মাজত সম্পর্ক কৈ ?
(iii) What is an example of a quantitative property ?
সংখ্যাগত ধৰ্মৰ এটা উদাহৰণ দিয়া।
- (d) (i) What is elucidation of the structure ?
সংযুক্তি নিৰ্ণয় মানে কি ?
(ii) What is QSPR ?
QSPR মান কি ?
(iii) What is computer aided synthesis ?
কম্পিউটাৰৰ দৰো কৰা সংশোধণ মানে কি ?

3 [Sem-3] (CBCS) CHE-SE 2/3/4/5/6/7/G 16

3 [Sem-3] (CBCS) CHE-SE 2/3/4/5/6/7/G 17 Contd.

4. Answer the following : (*any three*)

10×3=30

বিকলো তিনিটাৰ উত্তৰ লিখা :

(a) (i) What is chemical space in chemoinformatics ?
কেম'জিমেট্ৰিক্যাত বাসায়নিক পেছ মান
কি ?
2½

(ii) What are the methods of representing chemical changes?
বাসায়নিক পরিবৰ্তনৰ প্রকাৰ বাসিৰ
পদ্ধতি কি কি ?
2½

(iii) What is nomenclature in chemistry ? Give example.
বাসায়নত নামকৰণ কৈনোকে কৰে ? উদাহৰণ
দিয়া।
2½

(iv) How do you read smiles format ?
Give example.
স্মাইল আকৃতিৰ পঠন প্ৰাণিয়া কৈনোকে কৰা
হয় ? উদাহৰণ দিয়া।
2½

(b) (i) What is full structure search and sub structure search in chemical structure determination ?
বাসায়নিক গঠন নিৰ্ণয়, পূৰ্ণ গঠন আৰু উপ
গঠন কি লিখা।
2½

3 [Sem-3] (CBCS) CHE-SE 2/3/4/5/6/7/G 18

Contd.

(ii) Write the theory of chemical structure developed by August Kekule.

অগস্ট কেকুলেৰ বাসায়নি সংযুক্তি নিৰ্ণয় তত্ত্বে
লিখা।

(iii) Describe chemical bonding with its types.
বাসায়নিক বৰ্ণনি আৰু ইয়াৰ শ্ৰেণিবিভাগ
সম্পর্কে লিখা।
2½

(iv) What are the properties of three dimensional shapes?
বিমাত্বিক আকৃতিৰ ধৰণৰোৰ বিষয়ে লিখা।
2½

(c) (i) Describe shortly on libraries and toolkits.

(ii) Write briefly on the importance of computation in chemistry.
বাসায়নত কম্পিউটেশনৰ প্ৰযোজনীয়তা সম্পর্কে
চন্দ্ৰকে লিখা।
5

(iii) (i) Write about spectral correlation with structure.
বোগৰ সংযুক্তিৰ লগত স্পেক্ট্ৰুৰ সম্পর্কৰোৰ
বিষয়ে লিখা।
3

3 [Sem-3] (CBCS) CHE-SE 2/3/4/5/6/7/G 19

Contd.

(ii) What is the role of chemoinformatics in pharmaceutical research ?
সৰু প্ৰস্তুতিৰ গৰেষণাত কেন ইনফোটেকনজ
প্ৰযোজনীয়তা লিখা।
2

(iii) What is the use of chemoinformatics ?
কেন ইনফোটেকনজ ব্যৱহাৰ কি লিখা ?
2

(iv) What is the role of chemistry in drug design ?
ড্ৰাগ ডিজাইনত বাসায়ন প্ৰযোগ সম্বন্ধে বৃজাই
লিখা।
3

(v) Write precisely on the following spectroscopy — UV, IR, NMR and MS.
UV, IR, NMR আৰু MS spectroscopy
সমৰকে বৃজাই লিখা।
2½×4=10

(f) (i) What is the role of target identification and target validation in drug discovery ?
ড্ৰাগ আধিক্যৰ বাবে target identification
আৰু target validation বা প্ৰযোজনীয়তা কি
লিখা ?
3

3 [Sem-3] (CBCS) CHE-SE 2/3/4/5/6/7/G 20

3 [Sem-3] (CBCS) CHE-SE 2/3/4/5/6/7/G 21

Contd.

OPTION - E

Paper : CHE-SE- 3064

(Business Skills for Chemists)

1. Answer the following : 1×4=4

(a) In which year was the Copyright Act enacted in India ?

বিনান চৰাৰ পৰা ভাৰতৰ কলিবাটি আইনৰ প্ৰত্যেক হৈছিল ?
তলত দিয়াৰোৰ উভৰ লিখা :

(b) How does the depreciation value change with time ?

সময়ৰ লগত অৱসূল্যন শাৰৰ কেনেদৰে পৰিবৰ্তন হৈ ?

(c) Give example of an item with multiple IP.

একাৰিক IP থকা এৰিয় বস্তুৰ উদাহৰণ দিয়া !

(d) Who laid the foundation of human resource management ?

শাৰৰ সম্পদ ধৰণাপনাৰ প্ৰত্যেকজনৰ নাম লিখা !

2. Answer the following : 2×3=6

(a) Write the procedure for patent registration.

পেটেন্ট পঞ্জীয়নৰ পদ্ধতি লিখা !

3 [Sem - 3] (CBCS) CHE-SE 2/3/4/5/6/7/G 22

3 [Sem - 3] (CBCS) CHE-SE 2/3/4/5/6/7/G 23 Contd.

- (b) Differentiate between HRM and HRD.
HRM আৰু HRD ৰ মাজত পাৰকা লিখা।
- (c) What are the four types of intellectual property rights ?
চাৰি পৰকাৰৰ বৈধিক সম্পত্তি ভাষিকৰ কি কি ?

3. Answer **any two** of the following questions : 5×2=10

- তলৰ প্ৰশ্নসমূহ ভিতৰত শিক্ষকোনো দৃষ্টি পৰা উভৰ লিখা :
(a) Discuss the qualities of a good business manager.

এজন আৰ্দ্ধ ব্যৱসায়ৰ পৰিচালকৰ বাবে প্ৰযোজনীয় ওপৰন্তৰ আলোচনা কৰা।

- (b) What is a business plan ? Discuss the various aspects to be covered by an ideal business plan.

ব্যৱসায় পৰিকল্পনা কি ? এটা সম্পৰ্ক ধৰণসময়ে সমাবি জোৱা শিক্ষকোৰ আলোচনা কৰা।

- (c) Discuss the characteristics of copyright.

কপিৰাইট বৈশিষ্ট্যসমূহ আলোচনা কৰা।

- (d) What are the major challenges faced by the chemical industries at present ? Discuss.

বাস্যন্তিক উদ্যোগসমষ্টিৰ বৰ্তমানে সম্মুখীন হৈৱা প্ৰত্যাহাৰনসমষ্টিৰ বিষয়ে আলোচনা কৰা।

3 [Sem - 3] (CBCS) CHE-SE 2/3/4/5/6/7/G 23

4. Answer **any three** of the following questions : 10×3=30

তলত দিয়া প্ৰশ্নসমূহ শিক্ষকোনো তিনিটা পৰাৰ উভৰ লিখা :

- (a) What is the importance of cost accounting in a chemical industry ?

What are the two main types in which costs are divided ? Discuss each of them.

উদ্যোগ কেৱলত ধৰণত ধৰণৰ পৰিয়াৰ প্ৰযোজনীয়তা কি ? ইয়াক কি কি দৃষ্টি প্ৰযোজন ভাগত কৰা হৈছে ? দুয়োৰিষ বিষয়ে আলোচনা কৰা।

- (b) What are various types of job training methods used in industries ? Explain them.

উদ্যোগ কেৱলত ধৰণত ধৰণৰ পৰিয়াৰ পদ্ধতিসমষ্টি কি ? দাখাৰা কৰা।

- (c) Discuss the principles of motivation which are to be followed for successful running of a business.

ব্যৱসায়ৰ সঠিক পৰিচালনাৰ বাবে লক্ষণীয়া অনুপ্ৰৱণ নীতিসমষ্টিৰ বিষয়ে আলোচনা কৰা।

- (d) What is copyright ? Name four items on which copyright can be issued.
What happens to the patent when its validity period is expired ? Discuss the difference between patent and copyright.

কপিৰাইট কি ? কপিৰাইট প্ৰযোজন হৈৱাৰ চাৰিবিধ বস্তুৰ লাম লিখা। পেটেন্টৰ ম্যাদকল উভৰ হৈৱাৰ পিছত পেটেন্টৰ কি হৈ ? কপিৰাইট আৰু পেটেন্টৰ মাজত পথকি লিখা।

- (e) Discuss the role of chemistry in the following industrial sectors : 5+5=10
তলত উদ্যোগ কৰা উদ্যোগিক পথকৰ্ত্তৰ কৰ্মসূলৰ হুকীকি আলোচনা কৰা।

(i) Agriculture

(ii) Medicine

ঔষধি

- (f) Write short notes on : 5+5=10
চৰু দেখা লিখা।

(i) Human resource management

নানৰ সম্পদ পৰিচালনা

- (ii) Importance of marketing management

বিপণন পৰিচালনাৰ পৰিকল্পনা

OPTION - F

Paper : CHE-SE- 3074

[Intellectual Property Rights (IPR)]1. Answer the following : 1x4=4

তাত্ত্বিক দ্বিমুক্তির উভয় নথি :

- (a) What was the subject matter of Berne Convention ?
বার্ন চূড়ির বিষয়বস্তু কি আছিল ?

- (b) What is commercial exploitation according to SICLID ?
SICLID অনুসৰি বাণিজ্যিক শোষণ কি ?

- (c) What is the difference between MFN treatment and National treatment ?
বাণিজ্য আৰু MFN চিকিৎসা মাজত কি পার্থক্য আছে ?

- (d) What is the mission of UPOV ?
UPOV বি উল্লেখ কি ?

2. Answer the following : 2x3=6

তাত্ত্বিক দ্বিমুক্তির উভয় নথি :

- (a) “The Registration of GI is not granted to any individual.” State whether it is true **or** false. Explain.
“GI’র পঞ্জীয়ন কেনো বাণিজ্যিক প্রদান করা নহুন” এইচ্যান্ডা স্ট্যান্ড নে ছিঁ উল্লেখ কৰা আৰু কাৰণ বাখ্যা কৰা।

3 [Sem.-3] [CBCS] CHE-SE 2/3/4/5/6/7/G 26

3 [Sem.-3] [CBCS] CHE-SE 2/3/4/5/6/7/G 27 Contd.

- (b) What are the key features of trademark ?
ট্ৰেডমাৰ্কৰ মুখ্য বৈশিষ্ট্যসমূহ কি ?
- (c) What is Hague Agreement ? How is it useful for users ?
হাগ ইঞ্জি কি ? বারহোকারীৰ বাবে ই কিমোৰ উপযোগী ?

3. Answer **any two** of the following questions : 5x2=10

তাত্ত্বিক দ্বিমুক্তি প্রযুক্তিৰ উভয় নথি :

- (i) (a) What is WIPO ? What are its objectives ?
WIPO কি ? ইয়াৰ উদ্দেশ্যসমূহ কি কি ?
- (b) Give three differences between geographical indication and trademark.
অঙ্গোলিক চিহ্ন আৰু ট্ৰেডমাৰ্কৰ মাজত তিনিটা পার্থক্য উল্লেখ কৰা।

- (ii) What is the tenure of design protection ? What are advantages of registration of design ?
ডিজাইন সুৰক্ষাৰ ম্যাদ কি ? ডিজাইন পঞ্জীয়নৰ সুবিধাসমূহ কি কি ?

4. Answer the following questions : **(any two)** 10x2=20
- তাত্ত্বিক দ্বিমুক্তি প্রযুক্তিৰ উভয় নথি :

- (a) (i) What are the main features of Budapest Treaty ?
বৃদ্ধাগঠন সংঘৰ মূল বৈশিষ্ট্যসমূহ কি কি ?

- (ii) Differentiate between GATT GATS.
GATT আৰু GATS-ৰ মাজত পাৰ্থক্য

- (iii) When did India join World Trade Organization as a member
Discuss the functions of WTO
তাৰত কেতিয়া বিশ্ব বাণিজ্য সংস্থাৰ সদস্য বিশ্ব বাণিজ্য সংস্থাৰ কাৰ্যসমূহ আলোচনা পেটেন্টৰ হিতাধিকাৰী কেৱল কেৱল হয় নি

- (b) (i) Who are the beneficiaries of patent ?
(ii) What is the criteria of patentability ?
সেটেন্টোগতৰ মানদণ্ড কি ?

- (b) What is IP infringement ? What is watermarking in the context of IPR infringement ?
IP উলংখা কি ? IPR উলংখাৰ প্রসংগত বাটোৰাবিং কি ?

- (b) (i) Who are the beneficiaries of patent ?
(ii) What is the criteria of patentability ?
সেটেন্টোগতৰ মানদণ্ড কি ?

(iii) Which Act governs the patent system in India ? 1
কোনো অইনে ভাৰতত পেটেন্ট ব্যৱস্থা নিয়ন্ত্ৰণ কৰে ?

(iv) Mention any three reasons due to which a patent filed may be rejected. 3
আবেদন কৰা পেটেন্ট প্রত্যাখ্যান কৰাৰ যিকোনো তিনিটি কাৰণ উল্লেখ কৰা।

(c) (i) Give two examples of traditional knowledge. Discuss on the systems of traditional knowledge protection. 2+5=7
পৰম্পৰাগত জ্ঞানৰ দুটি উদাহৰণ দিয়া।
পৰম্পৰাগত জ্ঞান সুৰক্ষাৰ ব্যৱস্থাৰ ওপৰত আলেচনা কৰা।

(ii) What are the three criteria for a software patent ? 3
ছফটৱেৰ পেটেন্টৰ তিনিটি মানদণ্ড কি কি ?

(d) (i) What is the GI Tag in India ? 1
ভাৰতৰ প্ৰথমতো GI টেগ কি আছিল ?

3 (Sem - 3) (CBCS) CHE-SE 2/3/4/5/6/7/G 30

(ii) What are the goals of Convention on Biological Diversity (CBD) ?
Which countries are not members of CBD ?
2+1=3
ভৈৰিক বিভিত্তিৰ ওপৰত জ্ঞানৰ লক্ষ্যসমূহ কি ? কোনোৰ লেন্স CBDৰ সদস্য নহো ?

(iii) What are the criteria for registering as industrial design ?
Mention any four advantages of registration of design. 2+4=6
ইণ্ডেণ্টিক ডিজাইন পঞ্জীয়নৰ বাবে কি কি মানদণ্ড আছে ? ডিজাইন পঞ্জীয়নৰ চাৰিটা সুবিধা উল্লেখ কৰা।

(e) (i) What is arbitrary trademark ?
Give one example. 2
বৈৰাচাৰী ট্ৰেডমাৰ্ক কি ? উদাহৰণ দিয়া।

(ii) How is certification trademark useful for consumers ? Give example. 2
প্ৰমাণিকৰণ ট্ৰেডমাৰ্ক বিশেষ উপভোক্তাৰ বাবে উপযোগী ? উদাহৰণ দিয়া।

Contd.

3 (Sem - 3) (CBCS) CHE-SE 2/3/4/5/6/7/G 31

(iii) What happens when a copyright expires ? Give example. 2+1=3
কপিৰাইটৰ ম্যাল শ্ৰেণ হোৱা কি হ'ব ? উদাহৰণ দিয়া।

(iv) What does copyright protect ? 3
কপিৰাইটৰ দ্বাৰা কি সুৰক্ষিত হয় ?

(f) (i) What is the term of copyright in case of joint authors ? 1
যৌগ লেখকৰ ক্ষেত্ৰ কপিৰাইটৰ ম্যাল কি ?
(ii) What is IDA ? How is it helpful for the patent system ? 1+2=3
IDA মানে কি ? পেটেন্ট ব্যৱস্থাৰ বাবে ই কেনেকৈ সহায়ক ?

(iii) What are the issues covered by TRIPS Agreement ? 3
TRIPS ব অধীনত কি বিষয় সামৰি শোৱা হৈছে ?
(iv) What remedies are available to redress IP infringement ? 3
IP উন্ধৰণৰ বাবে কি ব্যৱস্থা আছে ?

3 (Sem - 3) (CBCS) CHE-SE 2/3/4/5/6/7/G 32

3500

Total number of printed pages - 32
3 (Sem - 3) (CBCS) CHE-SE 2/3/4/5/6/7

2023

CHEMISTRY
(Skill Enhancement Course)
Answer the Questions from any one Option.

OPTION - A

Paper : CHE- SE- 3024
(IT Skills for Chemists)

OPTION - B

Paper : CHE- SE- 3034
(Basic Analytical Chemistry)

OPTION - C

Paper : CHE- SE- 3044
(Chemical Technology and Society)

OPTION - D

Paper : CHE- SE- 3054
(Chemoinformatics)

OPTION - E

Paper : CHE- SE- 3064
(Business Skills for Chemists)

OPTION - F

Paper : CHE- SE- 3074
(Intellectual Property Rights (IPR))
Full Marks : 50

Time : Two hours

The figures in the margin indicate full marks for the questions.

Answer either in English or in Assamese.

Contd.